

অসম প্ৰদেশ কংগ্ৰেছ কমিটী

বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা

তাৰিখঃ ৪ ছেপ্টেম্বৰ, ২০১৬

স্থানঃ মানবেন্দ্ৰ শৰ্মা চৌহদ, গুৱাহাটী

সাংগঠনিক প্ৰস্তাৱ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বৰ্তমানৰ সভাপতিয়ে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে যোৱা ২ জুলাইত দায়িত্বভাৰ লৈয়ে দলটোক পুৰণোজ্জ্বলিত কৰিবৰ কাৰণে প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াৰ দুখন বৈঠক আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত কৰি মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ লোৱা হয়।

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিপৰ্যয়ৰ পৰ্যালোচনাৰ বাবে আজিৰ এই বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা বিভিন্ন এৰাব নোৱাৰা কাৰণত অনুষ্ঠিত কৰাত পলম হ'ল যদিও, নিৰ্বাচনী বিপৰ্যয়ৰ পাছত দলৰ কৰ্মীসকলৰ মাজত দেখা দিয়া হতাশা দূৰ কৰিবৰ বাবে আৰু ভাঙি পৰা মনোবল ঘূৰাই আনিবৰ বাবে ভাৰপ্ৰাপ্ত সভাপতি আৰু কংগ্ৰেছ বিধায়িনী দলৰ দলপতিৰ নেতৃত্বত ইতিমধ্যে ১৩ খন জিলা ভ্ৰমণ কৰি সকলো পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীৰ লগত মত বিনিময় কৰা হৈছে আৰু তেওঁলোকৰ পৰা নিৰ্বাচনী বিপৰ্যয়ৰ মতামত বিচাৰাৰ লগতে অনাগত দিনত দলটোক পুৰণোজ্জ্বলিত কৰিবৰ বাবেও দিহা-পৰামৰ্শ বিচৰা হয়।

যোৱা জুন-জুলাই মাহত ৰাজ্যখনৰ বিভিন্ন ঠাইত হোৱা প্ৰলয়ংকাৰী বানপানীৰ ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ আৰু ক্ষতিগ্ৰস্ত ৰাইজৰ খা-খবৰ ল'বলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা তিনিটা দল ক্ৰমে - ভাৰপ্ৰাপ্ত সভাপতিৰ নেতৃত্বত নামনি অসম, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি শ্ৰীদেবব্ৰত শইকীয়াৰ নেতৃত্বত উজনি অসম আৰু উপদলপতি শ্ৰীৰকিবুল হুছেইনৰ নেতৃত্বত উত্তৰ অসম ভ্ৰমণ কৰে।

ইয়াৰ উপৰিও যোৱা ৫ আগষ্টত কোকৰাঝাৰৰ বালাজান তিনিআলিত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বুজ লোৱাৰ লগতে নিহতৰ পৰিয়ালবৰ্গ আৰু আহতসকলক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰীৰিপুন বৰা, বিৰোধী দলপতি শ্ৰীদেবব্ৰত শইকীয়া, উপ-দলপতি শ্ৰীৰকিবুল হুছেইনকে আদি কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিভিন্ন বিষয়ববীয়া আৰু বিধায়কসহ এটি বৃহৎ দলে খবৰ কৰে আৰু ঘটনাস্থলী ভ্ৰমণ কৰি স্থানীয় ৰাইজৰ লগত মত-বিনিময় কৰে।

বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিপৰ্যয়ৰ কাৰণসমূহ বিশ্লেষণ কৰি অনাগত দিনত কংগ্ৰেছ দলক শক্তিশালী ৰূপত গঢ়ি তুলিবৰ বাবে, অসমৰ ৰাইজৰ আস্থা এই দলৰ প্ৰতি ঘূৰাই আনিবৰ বাবে, কংগ্ৰেছ দলক অধিক গতিশীল আৰু জনমুখী কৰি তুলিবৰ বাবে দলৰ প্ৰদেশ কংগ্ৰেছৰ পৰা তৃণমূলৰ বুথ পৰ্যায়লৈকে বিভিন্ন পৰ্যায়ৰ নেতৃত্বৰ সালসলনি ঘটোৱাৰ প্ৰয়োজন আহি পৰিছে। ঠিক একেদৰে

ক্ৰমশঃ.....

(২)

দলৰ ভাতৃ আৰু ভগ্নী সংগঠনসমূহৰ তথা বিভিন্ন বিভাগতো নতুন মুখৰ নেতৃত্বৰে দলটোক এক নতুনত্ব দিয়াৰ প্ৰয়োজন আহি পৰিছে। এই উদ্দেশ্যে জিলা কংগ্ৰেছ কমিটী, ব্লক কংগ্ৰেছ কমিটী, স্থানীয় বিধায়ক, যোৱা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলৰ উমৈহতীয়া প্ৰচেষ্টাত দলক পুনৰোজ্জ্বিত কৰাৰ স্বার্থত প্ৰয়োজন সাপেক্ষে জিলা কংগ্ৰেছ কমিটী, ব্লক কংগ্ৰেছ কমিটী, মণ্ডল কংগ্ৰেছ কমিটী, ৱাৰ্ড কংগ্ৰেছ কমিটী, বুথ কংগ্ৰেছ কমিটী আৰু ভাতৃ-ভগ্নী সংগঠন তথা বিভিন্ন কোষ আৰু বিভাগত দক্ষ আৰু সকলোৰে গ্ৰহণযোগ্য ব্যক্তিক লৈ নেতৃত্বৰ সালসলনি ঘটোৱাত আজিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহকে সৰ্বসন্মতভাৱে অনুমোদন জনায়। লগতে বিগত বিধানসভা নিৰ্বাচনত যিসকল কংগ্ৰেছ নেতা-কৰ্মী দলবিৰোধী কাৰ্যকলাপত লিপ্ত হৈছিল সেইসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত লোৱা হওঁক।

বিগত বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত অসম চৰকাৰে ৭ খন নতুন প্ৰশাসনীয় জিলা গঠন কৰিলে। সেই জিলাকেইখন হৈছে - (১) হোজাই, (২) বিশ্বনাথ, (৩) চৰাইদেউ, (৪) পশ্চিম কাৰ্বি আংলং, (৫) দক্ষিণ শালমাৰা, (৬) দক্ষিণ কামৰূপ, (৭) পূৱ-কামৰূপ আৰু বৰ্তমানৰ বিজেপি চৰকাৰে গঠন কৰা (৮) মাজুলী। সংগঠনৰ স্বার্থৰ প্ৰতি লক্ষ্য ৰাখি এই ৮ খন প্ৰশাসনীয় জিলাৰ চাৰিসীমাক লৈ ৮ খন নতুন জিলা কংগ্ৰেছ কমিটী গঠনত অনুমোদন দিবৰ বাবে আজিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাই কংগ্ৰেছ সভানেত্ৰী শ্ৰীমতী ছোনিয়া গান্ধীক অনুৰোধ জনায়। ইয়াৰ লগতে অসম চৰকাৰে ঘোষণা কৰা নতুন খণ্ড উন্নয়নসমূহক সামৰি যথাসময়ত নতুন ব্লক কংগ্ৰেছ কমিটী গঠন কৰাৰ সিদ্ধান্ত লোৱা হওঁক।

দলৰ সাংগঠনিক ভেটি সু-দৃঢ় কৰিবৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ জনগোষ্ঠীৰ কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া আৰু পঞ্চায়ত প্ৰতিনিধিসকলক লৈ এখন চিন্তন বৈঠক অহা ডিচেম্বৰ মাহৰ ভিতৰত ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্যস্থলত অনুষ্ঠিত কৰিবলৈ আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। ঠিক একেদৰে বৰাক উপত্যকাৰ বেলিকাও চাহ জনগোষ্ঠীৰ কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া আৰু পঞ্চায়ত প্ৰতিনিধি সকলৰ আন এখন চিন্তন বৈঠক বৰাক উপত্যকাৰ মধ্যস্থলত অনুষ্ঠিত কৰিবলৈ আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। বিটিএডি এলেকাৰ চাৰিখন জিলাৰ কংগ্ৰেছ কৰ্মীসকলৰ এক ৰাজনৈতিক অভিবৰ্তন অহা ২০১৭ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত কৰিবলৈও সিদ্ধান্ত লোৱা হয়।